

DHAKUAKHANA COLLEGE

Dhakuakhana-787055

জাননী

সমৰ্থৰ জৰিয়তে স্নাতক শ্ৰেণীত নামভৰ্তিৰ প্ৰণালী

- (<https://assamadmission.samarth.ac.in/>) – এই লিংকটো ক্লিক কৰক।
- **‘Username’ and ‘Password’** ক্ৰিয়েট কৰিবৰ বাবে তলত উল্লেখ কৰা ধৰণে ৰেজিষ্ট্ৰেচন্ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক--

- হ’ম পেজত থকা **New Registration** অপচনটো ক্লিক কৰক।
- সম্পূৰ্ণ নাম, জন্ম তাৰিখ, ই-মেইল, মোবাইল নম্বৰ আৰু পাছৱৰ্ড --- এই তথ্য কেইটা ফিল আপ কৰক।
- উক্ত অংশত ওলাই থকা **Captcha** বুলি লিখা সংখ্যা বা আখৰকেইটা হুবহু লিখি দিয়ক আৰু **Register** অপচনটো ক্লিক কৰক।

আপোনাৰ **‘Username’** আৰু **‘Password’** দুয়োটাই নিৰ্দিষ্ট মোবাইল নম্বৰত মেছেজ্ অথবা ই-মেইল যোগে আহিব।

- এইবাৰ আপুনি লাভ কৰা **‘Username’** আৰু **‘Password’** ব্যৱহাৰ কৰি তলত উল্লেখ কৰা নিয়মসমূহ মানি পুনৰবাৰ আপোনাৰ একাউন্টতো খোলক।

- হ’ম পে’জত থকা **Login** অপচনটো ক্লিক কৰক।
- আপোনাৰ **Username** আৰু **Password** দিয়ক।
- উক্ত অংশত ওলাই থকা **Captcha** বুলি লিখা সংখ্যা বা আখৰকেইটা হুবহু লিখি দিয়ক।
- **Login** অপচনটো ক্লিক কৰি দিয়ক।

- আপোনাৰ ফটো, চহী আৰু প্ৰয়োজনীয় তথ্যসমূহ দি প্ৰফাইলটো ফিল আপ কৰক।
- প্ৰফাইলত আপোনাৰ তথ্যসমূহ সম্পূৰ্ণকৈ দিয়াৰ পাছত **Select Programmes** অপচনটো ক্লিক কৰক আৰু আপুনি অধ্যয়ন কৰিবলগীয়া **programmes** নিৰ্বাচন কৰক।
- **Programme Fee** টো পে’ কৰক।
- **Programme Fee** টো পে’ কৰাৰ পাছতে **application for the programme** সম্পূৰ্ণ হ’ব।
- **‘Declaration box’** অত ক্লিক কৰি নিৰ্দেশনা আৰু **declaration** সমূহ ভালকৈ পঢ়ক।
- আপোনাৰ প্ৰফাইলত দিয়া তথ্যসমূহ পুনৰ নীৰিক্ষণ কৰি **Submit** কৰক।
- **Next button** অত ক্লিক কৰি আপোনাৰ ফৰ্মখন আকৌ এবাৰ চাৰক।
- অনলাইন ফৰ্মৰ ফাইনেল চাবমিচন্ কৰাৰ পাছত, আপুনি আপোনাৰ ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু এটা প্ৰিন্ট আউট উলিয়াই ভৱিষ্যতৰ বাবে ৰাখি থ’ব।

প্ৰয়োজনীয় ডকুমেন্ট -----

- মেট্ৰিকৰ এড্বিট্ কাৰ্ড।
- কাষ্ট চাৰ্টিফিকেট।
- মাৰ্কছীট্ আৰু পাছ চাৰ্টিফিকেট।
- বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা।
- **PRC**
- **Identity Proof**

অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব
৭০০২৮১০২৮৪ / ৭৮৯৬৬২০৩৪০ / ৭০০২৩৯২৩৮৭